

জেৱ ইঞ্জিনিয়াক উচ্চিদ জেট্ৰ'ফা

ডঃ নবেন্দ্র নাথ শ্যাম

অনুষ্ঠান সময়স্থান

শ্রী শৈলেন তালুকদার

অনুষ্ঠান সহায়ক

পূর্ণিমা দাস

বিষয়বস্তু বিশেষজ্ঞ (শস্য বক্ষা)



কৃষি বিজ্ঞান কেন্দ্র
অসম কৃষি বিশ্ববিদ্যালয়
খুমটাই, গোলাঘাট

জৈর ইঞ্চনযুক্ত উদ্ধিদ জেট্ৰ'ফা

ইউফৰবিয়াছি পৰিয়ালৰ অস্তৰণত জেট্ৰ'ফা এবিধ জৈর ইঞ্চনযুক্ত উদ্ধিদ। ইয়াক সাধাৰণতে পেট্ৰ'ক্রপছ বুলিও আখ্যা দিয়া হয়। এই গচ্ছসমূহৰ গুৰুত্ব বাঢ়িছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, বিশেষকৈ ইউৰোপত যেতিয়া খাৰুৱা তেলৰ অভাৱ অনুভৱ কৰি ইউৰোপৰ বিজ্ঞানীসকলে ইউফৰবিয়া এবিছিনিয়া নামৰ গচ্ছৰ পৰা ইঞ্চন তেল নিষ্কাশণ কৰি তেনে অভাৱ দূৰ কৰা পঢ়েষ্টা কৰিছিল। ৭০ দশকৰ আৰম্ভণিতে নৱেল বঁটা বিজয়ী বিখ্যাত মার্কিন বসায়নবিধ মেল্ড্ৰিন কেলভিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত উদ্ধিদৰ পৰা ইঞ্চনযুক্ত তেল আহৰণ আৰু ব্যৱসায়িক সম্ভাৱনীয়তাৰ সম্পর্কে পৰীক্ষা -নিৰীক্ষা আৰম্ভ কৰি ইউফৰবিয়া গোটৰ বহুতবিলাক গচ্ছ চিনাক্ত কৰিছিল। বৰ্তমানে বিভিন্ন দেশত এই বিষয়ে পৰীক্ষা-নিৰীক্ষা চলিব ধৰিছে। জৰীপৰ যোগে তেল ভাণ্ডাৰ সমূহৰ আয়ুস ৩০-৪০ বছৰলৈ বেছি নোহোৱাৰ সম্ভাৱনীয়তাৰ ওপৰত ভিত্তি কৰি পেট্ৰলিয়াম বিশেষজ্ঞ সকলে দিয়া মন্তব্যৰ সাপেক্ষে জৈর ইঞ্চন গৱেষণা আৰু উন্নত মানৰ উদ্ধিদৰ খেতিৰ প্ৰসাৰণ দ্রুত গতিত আগবঢ়িছে। জেট্ৰ'ফাৰ নিচিনাকৈ বৰৰ, মহৱা, পংগমিয়া, নিম ইত্যাদি গচ্ছৰ গুটিও জৈর ইঞ্চনৰ উপযুক্ত সামগ্ৰী ৰাপে ইতিমধ্যে বহু দেশত চিনাক্ত কৰা হৈছে। উল্লেখিত উদ্ধিদসমূহৰ ভিতৰত জেট্ৰ'ফা (*Jatropha curcus*) ব খেতি ব্যৱসায়িক ভিত্তিত অতি লাভজনক।

১৬ শ শতিকাত পৰ্তুগীজ নাবিকসকলে লেটিন আৰু মধ্য আমেৰিকাৰ পৰা কেইবিধমান জেট্ৰ'ফাৰ প্ৰজাতি ঔষধি গুণাগুণৰ বাবে ভাৰতলৈ আনিছিল। ভাৰতবৰ্যত বৰ্তমানে বাৰটামান প্ৰজাতি থকাৰ তথ্য পোৱা যায়। স্থান আৰু ভাষা বিশেষে ইয়াৰ নাম ভিন্ন ধৰণৰ। যেনে ভোট এৰা, বঙালী এৰা, জংলি এৰান্দি, বৰনজ্যোত ইত্যাদি। খৰাং বতৰ প্ৰতিৰোধ কৰিব পৰা জেট্ৰ'ফা এবিধ বহু বৰ্ষী গচ্ছ। ইয়াৰ উচ্চতা সাধাৰণতে ২-৩ মিটাৰ হয় যদিও মাটি ভেদে ইয়াৰ উচ্চতা ১০ মিটাৰ পৰ্যন্ত হয়। ই এবিধ সৰু গচ্ছ বা জোপোহা উদ্ধিদ। ছালবোৰ খহতা আৰু কাটিলে গাখীৰৰ দৰে এবিধ বগা বঙৰ পনীয়া আঠা ওলায়। পাতবোৰ আকাৰত ডাঙৰ আৰু পাতল সেউজীয়া। ইয়াৰ জীৱন চক্ৰ ৫০ বছৰ পৰ্যন্ত হয়। ইয়াৰ গুটি পূৰ্বঠ হ'বৰ বাবে ২-৩ বছৰ লাগে আৰু ৩০-৪০ শতাংশ জৈর তেল আহৰণ কৰিব পাৰি। জেট্ৰ'ফাৰ খেতি বেলেগে নকৰি তামোল, নাৰিকল বা অন্যান্য শাক-পাচলিৰ লগত মিশ্ৰিত খেতি হিচাবে কৰিব পাৰি। ইয়াৰ খেতিত সাধাৰণতে কোনো বিশেষ সমস্যা নাই। ইয়াৰ কোনো বেমাৰ আজাৰৰ সমস্যা নাই। গৰু, ছাগলীয়েও নেখায়। ঘৰৰ বাৰীৰ ধাপত ফেনচিং হিচাবে অতি সহজতে লগাব পাৰি। উপযুক্ত নিয়মৰেখে খেতি কৰি প্ৰতি হেক্টেৰ মাটিৰ পৰা ১০ টন পৰ্যন্ত বীজৰ উৎপাদন পাৰ পাৰি। প্ৰতি লিটাৰ তেল

উৎপাদন করোতে প্রায় তিনি কিলোগ্রাম বীজৰ আৱশ্যক হয়। জেট্ৰ'ফাৰ বীজত কিছুমান বিষাক্ত ৰাসায়নিক পদার্থ থাকে বাবে মানুহৰ খাদ্য উপযোগী নহয়।

জেট্ৰ'ফাৰ কৃষি পদ্ধতি :-

মাটি নিৰ্বাচন :- জেট্ৰ'ফাৰ খেতি যিকোনো মাটিত কৰিব পাৰি। যিকোনো গুণ সম্পন্ন মাটি যেনে- পতিত মাটি, অনু'ব মাটি, বালিচাইয়া মাটি, লৱনযুক্ত, অল্লযুক্ত, শিলযুক্ত ইত্যাদি মাটিত ইয়াৰ খেতি কৰিব পাৰি। পানী জমা হব নোৱাৰা যিকোনো ওখ মাটিত ইয়াৰ খেতি কৃতকাৰ্য্যতাৰে কৰিব পাৰি।

পুলি প্ৰস্তুতকৰণ :- বীজ আৰু ডাল ৰোপন কৰি জেট্ৰ'ফাৰ খেতি অতি সহজতে কৰিব পাৰি। কঠীয়াতলী নাইবা পলিথিন মোনাত পুলি প্ৰস্তুত কৰি মূল পথাৰত কৰ পাৰি। শীতকাল বাদ দি বছৰৰ যিকোনো সময়তে কঠীয়াতলী প্ৰস্তুত কৰিব পাৰি। কঠীয়াতলীখন বাৰিষা বতৰত কৰিলে ভাল হয়। তলীখন ওখ কৰি চাৰিওফালে ৮ ইঞ্চি বহুল নলা খান্দি পানী ওলাই যাব পৰা ব্যৱস্থা কৰিব লাগে। তলীখন দীঘলে ছু মিটাৰ আৰু বহুলে এক মিটাৰ হ'ব লাগে। কঠীয়াতলীখন ভালদৰে হালবাই মৈয়াই লৈ সমান কৰি পৰ্যাপ্ত পৰিমাণে পচনসাৰ দিব লাগে। তাৰ পিছত বীজবোৰ সীৰৱুত ৩-৪ চেন্টিমিটাৰ গভীৰতাত ৰোপন কৰিব লাগে। বীজ সিঁচাৰ পিছত বীজ তলীখন ধানখেৰ / শুকান সঁা-বন বা পলিথিনৰ দ্বাৰা ঢাকি দিব লাগে যাতে বীজবোৰ ভালকৈ গজে আৰু বনবাত গজিব নোৱাৰে। এনে পদ্ধতিত বীজবোৰ ৪-৬ দিনৰ ভিতৰত গজিবলৈ আৰন্ত কৰে আৰু গজাৰ ২ মাহৰ পিছত পুলিৰোৰ কৰ্বৰ বাবে উপযুক্ত হয়।

কঠিয়া তলীৰ পৰিবৰ্তে পলিথিন মোনাত বীজবোৰ গজাই লব পাৰি। এই ক্ষেত্ৰত ৮" X ৪" আকৃতিৰ পলিথিন মোনাত সাৰুৱা মাটি আৰু পচনসাৰৰ মিশণেৰে ভৰাই লব লাগে। প্রতিটো পলিথিনত ১০০ গ্ৰাম ৰাসায়নিক সাৰ (৭:১০:৫ এন পি কে) মিহলাই ল'ব লাগে।

বীজৰ সলনি গছৰ পৰা ডাল কাটি কঠিয়া তলীত শিপা গজাই নাইবা ডালবোৰ পোনে পোনে মূল পথাৰত এক নিৰ্দিষ্ট ব্যৱধানত ৰোপন কৰিব পাৰি। ডাল নিৰ্বাচন কৰোতে কোমল অংশটো ব্যৱহাৰ কৰিব নালাগে। প্রতিটো ডালৰ দৈৰ্ঘ্য ১ ব পৰা ১.৫ ফুট হ'ব লাগে।

পুলিৰোৱা পদ্ধতি :- জেট্ৰ'ফাৰ খেতি সাধাৰণতে দুটা পদ্ধতিৰে কৰিব পাৰি।
১ম পদ্ধতি - বৰষুণৰ ওপৰত নিৰ্ভৰশীল আৰু খৰাং পীড়িত অঞ্চলত এই পদ্ধতি অৱলম্বন কৰিব পাৰি। মাটিডোখৰ ভালদৰে হালবাই মৈয়াই সমান কৰি লৈ ১ফুট X ১ফুট X ১ফুট আকৃতিৰ গাঁত খান্দিৰ লাগে আৰু গাঁতবোৰ মাটি আৰু পচন সাৰৰ মিশণেৰে ভৰাই লব

লাগে। বৰষুণ হোৱাৰ আগে আগে প্রতিটো গাঁতত কমেও দুটাকৈ বীজ ৪-৬ ছেঁচিমিটাৰ গভীৰতাত সিঁচিব লাগে আৰু ধানখেৰ, শুকান ঘাঁহ আদিৰে ঢাকি দিব লাগে। অতিৰিক্তভাৱে গজা পুলিবোৰ পাছত খান্দি পুৰণৰ বাবে ব্যৱহাৰ কৰিব লাগে।

২য় পদ্ধতি- এই পদ্ধতিত ইতিমধ্যে কঠীয়াতলী বা পলিস্থিন মোনাত প্ৰস্তুত কৰা ৪-৬ সপ্তাহ বয়সৰ পুলিবোৰ জুলাই / আগষ্ট মাহত পথাৰত কৰ লাগে। অন্যহাতে জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিত ফেৰুৱাৰী / মার্চ মাহত লগাব পাৰি।

পুলি ৰোৱাৰ ব্যৱধান :- পুলিবোৰ তলত উল্লেখ কৰা ব্যৱধানত ৰোপন কৰিলে আশানুৰূপ উৎপাদন পাব পাৰি। সাধাৰণ অৱস্থাত শাৰীৰ মাজত ২ মিটাৰ আৰু প্ৰতি শাৰীত ১.৫ মিটাৰ ব্যৱধানত পুলিবোৰ ৰোপন কৰিব লাগে। সৰুৱা মাটিৰ ক্ষেত্ৰত ব্যৱধান অলপ বেছি হ'ব লাগে। এই ক্ষেত্ৰত শাৰীৰ মাজত ২ মিটাৰ আৰু প্ৰতিটো শাৰীত পুলিৰ মাজৰ ব্যৱধান ২ মিটাৰ বাখিব লাগে।

বীজৰ পৰিমাণ :- প্ৰতি হেক্টেৰ বাবে - ৬ কিলোগ্ৰাম

প্ৰতিবিঘাৰ বাবে - ৮০০ গ্ৰাম

সাৰ প্ৰয়োগ :- অধিক উৎপাদন পাবলৈ হ'লে জেট্ৰ'ফা খেতিত তলত উল্লেখ কৰা দৰে সাৰ প্ৰয়োগ কৰিব লাগে।

গচ্ছৰ বয়স	সাৰ প্ৰয়োগৰ মাত্ৰা (প্ৰতি জোপা গচ্ছত)	
	জৈৱিক সাৰ	ৰাসায়নিক সাৰ
১ম বছৰ	১-২ কিঃ গ্ৰাম	২৫০ গ্ৰাম
২য় বছৰ	২-৫ কিঃ গ্ৰাম	২৫০ গ্ৰাম
৩য় বছৰ	৫ কিঃ গ্ৰাম	৫০০ গ্ৰাম

৪ৰ্থ বছৰৰ পৰা কোনো সাৰ প্ৰয়োজন নহয়। মিশ্রিত ৰাসায়নিক সাৰ ৭:১০:৫ এনপিকে ব্যৱহাৰ কৰিব লাগে।

বীজ সিঁচাৰ সময় :- শীতকালৰ বাহিৰে বছৰৰ সকলো সময়তে বীজ বা ডাল গজাই মূল পথাৰত কৰ পাৰি।

শস্য পৰিচৰ্য্যা :- জেট্ৰফা ৰোৱাৰ পিছত প্ৰথম অৱস্থাত শাৰীৰ মাজৰ খালি ঠাইত হ্ৰম্যাদি শাক-পাচলি, তৈল-বীজ, মাহজাতীয়, ঔষধী আৰু সুগন্ধিযুক্ত উদ্বিদৰ খেতি অন্তৰ্ভৰ্তী কালিন শস্য হিচাবে কৰিব পাৰি। উদ্বিদৰ মাজৰ অপত্তণ সমূহ সময়মতে নিৰন্তৰ কৰি দিব লাগে।

জলসিঞ্চন ৪- দীর্ঘম্যাদি খৰাং বতৰত এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে অধিক উৎপাদন আশা কৰিব পাৰি। ২য় বছৰৰ পৰা কোনো জলসিঞ্চনৰ প্ৰয়োজন নাই।

কলম দিয়া ৫- গচ্ছবিলাকৰ পৰা অত্যাধিক ডাল পাত মেলিবৰ বাবে ফেৰুৱাৰী/মার্চ মাহত ওখ ডালবোৰ কলম কৰি দিব লাগে।

উৎপাদন ৬- প্ৰথম ৫ বছৰলৈকে গছে প্ৰতি ৩-৫ কিলোগ্ৰাম বীজ পাব পাৰি আৰু ৬ষ্ঠ বছৰৰ পৰা বীজৰ উৎপাদন বৃদ্ধি হ'বলৈ ধৰে। কৃষি প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰি হেষ্টোৱে প্ৰতি ৫-১০টন উৎপাদন পাব পাৰি।

জেট্ৰ'ফাৰ পৰা পাব পৰা অতিৰিক্ত সুবিধাসমূহ :-

- ১) সহজ আৰু কম যত্নৰে খেতি কৰি খুউৰ কম সময়ৰ ভিতৰত অধিক লাভবান হ'ব পাৰি।
- ২) বানমুক্ত পতিত মাটিত ইয়াৰ খেতি কৰিব পাৰি আৰু সাৰুৱা মাটিত অধিক উৎপাদন পাব পাৰি।
- ৩) গ্ৰাম্য অঞ্চলত কৰা জেট্ৰ'ফাৰ খেতিয়ে নিয়োগ শক্তিৰ বিকল্প উৎস আৰু উপাৰ্জন বৃদ্ধিত সহায় কৰে।
- ৪) ই কোনো শস্যৰে প্ৰতিযোগী নহয় বৰঞ্চ আন শস্যৰ উৎপাদন বৃদ্ধিত সহায় কৰে।
- ৫) মাটি খননীয়া বোধ কৰাত সহায় কৰে।
- ৬) জেট্ৰ'ফাৰ পৰা সবি পৰা পাতবোৰে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰাত সহায় কৰে।
- ৭) ঔষধি গুণৰ ওপৰিও জেট্ৰ'ফাৰ বহুমুখী ব্যৱহাৰ আছে।
- ৮) জেট্ৰ'ফাৰ গা-গছৰ পৰা ওলোৱা জেট্ৰ'ফাইন নামৰ পদাথবিধে কৰ্কট বোগ প্ৰতিৰোধ কৰাত সহায় কৰে, ছালৰ বেমাৰ, বিষ আৰু ঘৰচীয়া জন্তৰ খৰ আদিতো ব্যৱহাৰ কৰিব পাৰি।
- ৯) জেট্ৰ'ফাৰ কোমল ডাল দাত ঘঁতিবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাতৰ বস অৰ্শ বেমাৰ আৰু শিপাবোৰ সৰ্প দংশনৰ প্ৰতিকাৰক হিচাবে ব্যৱহাৰ কৰিব পাৰি।
- ১০) ইয়াৰ তেল শোধন নকৰাকৈ প্ৰজ্ঞালক হিচাবে ব্যৱহাৰ কৰিব পাৰি।
- ১১) ইয়াৰ গছৰ ছালৰ পৰা ওলোৱা গাঢ় নীলা বং কাপোৰ, মাছ মৰা জাল ইত্যাদিত বঙ কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

- ১২) ঝুম খেতি কৰা মাটিত ইয়াক খহনীয়া প্রতিরোধক হিচাবে ব্যৱহাৰ কৰিব পাৰি।
- ১৩) জেট্ৰফা অইল কেকত অধিক নাইট্ৰজেন, ফচফৰাচ আৰু পটাছিয়াম থকাৰ বাবে জৈৱিক সাৰ হিচাবে ব্যৱহাৰ কৰিব পাৰি।
- ১৪) চাবোন প্ৰস্তুতিৰ জেট্ৰফাৰ তেল ব্যৱহাৰ কৰিব পাৰি।

